



NEWS LETTER

Vol.8 (2023-2024)



From Principal's Desk:



Library as a key to Self Development

Library in an academic institution can be considered as the sole as well as knowledge hub of that institution. It also plays a crucial role in the overall development of the institution. Library is the resource centre for self-development, empowerment and many more. In a region of low level of development like us, academic libraries can contribute immensely in personal and professional growth of the user specially the students. Library can provide necessary support in fulfilling the aim & objectives, mission & vision of not only the individual but also the institution as a whole.

The primary objective of libraries is to conserve and preserve knowledge that serves mainly two purposes - to support the curriculum and to support the students and faculty for learning and research. One of the five laws as established by the father of Library Science in India Dr. S. R. Ranganathan is 'Library is a living organism' and to maintain its status in true sense, libraries have to have the greatest responsibility to acquiring, managing, organizing and distributing library resources for the needy communities. In this context libraries must have enough resources such as vast array of books, journals, newspapers and digital resources etc. for enabling learners of their choice. For a personal and professional growth, reading and writing are some of the most essential and effective fundamental skills, resources of which can be provided by an enriched library. Contribution by providing necessary support and resources for life-long learning is also an important aspect of library which is indispensable for continuous growth and development of any individual. By providing access to information on job opportunities, career development and entrepreneurship, libraries can help individuals to improve their economic prospects. By offering diverse perspectives through their collections, libraries encourage critical thinking and help individuals to develop valued opinions on various issues. Libraries often provide free access to computers and the internet, bridging the digital divide and ensuring that everyone has the opportunity to engage with digital resources and services. Libraries offer information on health and wellness, providing resources on topics such as nutrition, mental health and fitness, contributing to the overall well-being of the community.

So, through diverse offerings and services, libraries empower individuals to take charge of their personal and professional development, fostering a culture of continuous learning and self development.

Editorial Board



Adviser :

Dr. Lok Bikash Gogoi

Editor :

Mrs. Mondira Chutia

From Vice-Principal Desk



Dear students and Faculty members,

I trust this message finds you in good health and high spirits as we navigate through another academic year filled with promises and opportunities.

Our library at Duliajan College stands as a testament

to our commitment to fostering a culture of learning and intellectual curiosity among our community. It is not merely a repository of books and resources but a hub of exploration where minds discover and grow.

It is pleasing to witness the library's continuous evolution over a period of five decades. The diligence and efforts of the library staff has ensured that our shelves are stocked with a diverse range of materials, from scholarly journals to captivating literature, catering to the varied interests and academic pursuits of our students and faculty.

Throughout the upcoming months I encourage all students to make full use of this invaluable resource. Whether you are conducting research, preparing for examinations or simply seeking a moment of respite in the pages of a good book, the library stands ready to support you on your intellectual journey.

As we embark on another chapter of growth and achievement, let us reaffirm our commitment to the pursuit of knowledge and the principles of lifelong learning. Together, let us continue to cherish and uphold the library as a cornerstone of our academic community.

With warmest regards
Jyoti Singh Pathak
Vice-Principal, Duliajan College

“

A school library is like the Bat Cave:
it's a safe fortress in a chaotic world,
a source of knowledge and
the lair of a superhero.

- Tom Angleberger”

গ্ৰন্থাগাৰিকৰ একলম :



মৰমৰ ছাত্ৰ - ছাত্ৰীসকল,
তোমালোকে বাক কেতিয়াবা কিবা
এটা হেৰুওৱাৰ ভয়ত বিতত বা
হতাশা অনুভৱ কৰিছানেকি? এই
আধুনিক যুগৰ শিল্প বিজ্ঞান আৰু
সামাজিক মাধ্যমৰ যুগত সেইটো
তেনেই স্বাভাৱিক।

আমাৰ অৰ্থাৎ মানুহৰ মনটোৰ এটা স্বাভাৱিক প্ৰবৃত্তি থাকে যে কোনোবাই যদি যিকোনো ক্ষেত্ৰত অগ্ৰাধিকাৰ পায় বা পুৰস্কাৰ প্ৰাপ্ত হয় তেন্তে আমি ভাবো যে মই এইবোৰৰ বাবে উপযুক্ত নহয় বা মোৰহে এইবোৰ নহয়। এইয়ে আমাৰ মনৰ আশংকাবোৰ যেনে পুৰস্কাৰপ্ৰাপ্ত নোহোৱা, অগ্ৰাধিকাৰ নোপোৱা, কোনোবা অনুষ্ঠানৰ সদস্যপদ নোপোৱা, যিকোনো সামাজিক সভাত উপস্থিত থাকিব নোৱাৰাৰ ফলত স্মৰণীয় অভিজ্ঞতা এটা হেৰুৱাই পেলোৱা, তথ্যৰ-অবিৰত সোঁতত সংযোগ স্থাপন কৰিব নোৱাৰা আদি পৰিঘটনাই আমাক সদায় ভাবিবলৈ বাধ্য কৰাই যে আমি যেন কিবা এটা হেৰুৱাইছোঁ বা আমি যেন নিজৰ মাজত হেৰাই যাব ধৰিছোঁ। আমাৰ মনৰ এই উদ্বেগজনক অৱস্থাটোকে ইংৰাজীত কোৱা হয় ফ'মো (FOMO-Fear Of Missing Out) বা হেৰুওৱাৰ ভয়।

মানৱ মনোবিজ্ঞান আৰু সামাজিক জীৱনৰ গতিশীলতাত FOMO গভীৰভাৱে শিপাই আছে।

আধুনিক জীৱনত সামাজিক মাধ্যমৰ লগত সকলো কম বেছি পৰিমাণে সংযুক্ত হৈ থাকে আৰু মুহূৰ্তে মুহূৰ্তে আমি প্ৰতিটো ঘটনা-পৰিঘটনা দেখিবলৈ বা জানিব পাৰো। কোনোবাই ভাল ঠাইত ফুৰিব যোৱা, কোনোবাই কোনোবা ক্ষেত্ৰত সন্মান অৰ্জন আদি বিভিন্ন খবৰ আৰু ফটো আদি আমি সততে দেখি থাকো। কিন্তু যিসকলে পৰিস্থিতি সাপেক্ষে এইবোৰৰ পৰা আতৰি থাকিব লগা হয় তেতিয়াই তেওঁ ভাবিব পাৰে যে মোৰ এইবোৰ একোৱে নহয় আৰু হেৰুওৱাৰ ভয়ে তেওঁক মানসিক ভাৱে ভাৰাজ্ৰান্ত কৰিব পাৰে আৰু হতাশাত ভুগিব পাৰে। বৰ্তমান যেন আমাৰ ছাত্ৰ-ছাত্ৰীসকল এনে হতাশাত ভুগাৰ পৰিসংখ্যা বাঢ়ি গৈ আছে। কিয় এনে হ'ব ধৰিছে আমি কেতিয়াবা ভাবি চাইছোনে? এনে কিছুমান কাৰক আমি বিশ্লেষণ কৰি চালে দেখা পাও যে সামাজিক মাধ্যমৰ ব্যৱহাৰ, বিভিন্ন ধৰণৰ সামাজিক ইভেণ্টত জড়িত হোৱাৰ চাপ আৰু আধুনিক স্মাৰ্ট ফোনত অহৰহ সংযোগ হৈ থকা আদি পৰিঘটনাই কোমল মনৰ লৰা-ছোৱালীৰ মনত এই FOMO বা হেৰুওৱাৰ ভয়ৰ জন্ম দিয়ে। কেতিয়াবা ইয়াৰ ফলাফল অতি ভয়ানক হ'ব পাৰে যেনে মানুহৰ মনৰ উদ্বেগ আৰু মানসিক চাপৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে,

— যিকোনো কামত সিদ্ধান্ত গ্ৰহণত প্ৰত্যাহানজনক কৰি তুলিব পাৰে, কাৰণ ব্যক্তিসকলে সম্ভাৱ্য ভাল অভিজ্ঞতাৰ পৰা বঞ্চিত হোৱাৰ ভয়ত যিকোনো সিদ্ধান্ত লবলৈ ভয় কৰাৰ ফলত মনত অসন্তুষ্টিৰ ভাৱ আহিব পাৰে।

—FOMO ৰ সৈতে মানসিক স্বাস্থ্যৰ নেতিবাচক ফলাফলৰ সম্পৰ্ক আছে য'ত হতাশা আৰু জীৱন সন্তুষ্টি হ্রাস পাব পাৰে। আনৰ লগত অহৰহ তুলনাই বিছিন্নতাৰ অনুভূতি আৰু নিজৰ জীৱনৰ বিকৃত ধাৰণাত অবিহণা যোগাব পাৰে। এতিয়া প্ৰশ্ন হ'ল আমি নিজকে এই ভয়ৰ পৰা আতৰি আহিবলৈ কি কৰিব লাগে। মানসিক বিশেষজ্ঞ আৰু অভিজ্ঞ লোকসকলৰ মতে —

- দিনটোত অন্ততঃ ২০ মিনিট Meditation (ধ্যান) কৰিব লাগে।
- সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ এক নিৰ্দিষ্ট সময় (৩০ মিনিট দিনটোত) নিৰ্দ্ধাৰণ কৰিব লাগে।
- তোমাৰ প্ৰত্যেকটো কামৰ গুৰুত্বলৈ চাই কোনটো কামক অগ্ৰাধিকাৰ দিবা নিৰ্দ্ধাৰণ কৰি সেইমতে আগবাঢ়িব লাগে।
- ভূত-ভৱিষ্যত বাদ দি বৰ্তমানৰ মুহূৰ্ত মনোযোগেৰে অনুশীলন কৰি উদ্‌যাপন কৰিব লাগে।
- কিছুমান বিশেষ কাৰ্য-কলাপৰ পৰা আতৰি থাকিবলৈ না কোৱাৰ অভ্যাস কৰিব লাগে লাগিলে সেইয়া তোমাৰ প্ৰিয় বন্ধু বা বান্ধৱীয়ে হওঁক।
- আনৰ পৰা কিবা লাভ কৰাৰ বিনিময়ত সদায় কৃতজ্ঞ হোৱা উচিত আৰু কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ শিকিব লাগে।
- সফল ব্যক্তি বুলি যাক ভবা হয় তেখেতৰ প্ৰকৃত জীৱন সম্পৰ্কে জনাটো উচিত।
- তুমি কোন তাৰ স্থিতি নিৰ্দ্ধাৰণ কৰা। সদায় তোমাতকৈ ওপৰৰ সকলক ছোৱাতকৈ তোমাৰ তলৰ শ্ৰেণীটোলৈও লক্ষ্য কৰা।
- তোমাৰ জীৱনলৈ অহা সফলতা আৰু আনন্দৰ মুহূৰ্তবোৰ সদায় মনত পেলাবা।
- নিজকে ভাল সামাজিক অনুষ্ঠান এটাত নিয়োজিত হ'বলৈ চেষ্টা কৰিব লাগে।
- নিজৰ ৰুচি অনুযায়ী নিজৰ সময়ৰ কাম সময়ত কৰিবলৈ চেষ্টা কৰিব লাগে।
- নিজৰ পিতৃ-মাতৃক পৰালৈকে সকলো কামত সহায় কৰিব লাগে।
- নিজৰ মূল্য বৈধ কৰিবলৈ ব্যক্তিগত লক্ষ্য, চৰ্চা আৰু আত্ম-উন্নতিৰ ওপৰত মনোনিৱেশ কৰা। নিজৰ মংগলজনক কামত অগ্ৰাধিকাৰ দি সমাজৰ সৈতে ইতিবাচক সংযোগ স্থাপন কৰিব লাগে।

আহা আমি সাহসেৰে নিজকে প্ৰত্যাহ্বান জনাও যে প্ৰতিদিনে নতুন নতুন বিষয় শিকিবলৈ চেষ্টা কৰিম আৰু জীৱনলৈ অহা সমস্যাবোৰ লগে লগে সমাধান কৰিম।

যদিও FOMO মানৱ জীৱনৰ স্বাভাৱিক প্ৰবৃত্তি, ডিজিটেল যুগত ইয়াৰ অধিক সৰ্বব্যাপিতাৰ পৰিণতি পৰিচালনা কৰি সমাধান কৰিব লাগিব আমি প্ৰত্যেকে নিজে।

“নিজৰ ওপৰত বিশ্বাস ৰাখিব পাৰিলে পৃথিৱীত ভয়ৰ কোনো কাৰণ নাথাকে। সততা, নিষ্ঠা, প্ৰেম আৰু বিশ্বাসৰ দ্বাৰাই সকলো জয় কৰিব পাৰি।”

— সত্যনাথ বৰা

Different Activities of the Library in the year 2023-2024

1. Extension Activity Tipam Fakiyal M.V. School

On 5th June 2023, on the occasion of World Environment Day an extension programme was organised by the Duliajan College Library at Tipam Fakiyal M.V. School under the presidentship of the president of Governing body of the school. The theme of the programme was “Beat Plastic Pollution” and “Let us read books”. The programme began with the plantation of different valuable plants in the premises of the school. In the meeting Dr. Jitumoni Borah, Associate Prof. Department of Chemistry, Duliajan College delivered a lecture on



the theme “Beat Plastic Pollution”. Dr. Hemanta Das, Associate Prof. Department of Sociology, Duliajan College delivered the lecture on use of other things instead of plastic for solutions to plastic pollution. Mrs. Mondira Chutia, Librarian of Duliajan College further explained about the importance of reading books to the student through a story. The programme further proceeded by the conduction of a quiz competition among the school students and later prizes were distributed to the winners of the competition. Librarian Mrs. Chutia also gifted 11 nos of books to the school library in consent of the Duliajan College Library authority. There were present 100+ students and all the teachers of the school. Overall the program was a great success.

2. Spot Essay Writing Competition:-

As a agenda of the National Librarians' Day (12 August 2023), Duliajan College Library organised an essay competition among the students of Duliajan College. Total 62 students participated in the competition in both English and Assamese medium. Mr. Nayajyoti Hazarika, Assistant Prof.

from English department and Dr. Munmi Konwar, Assistant Prof., Department of Assamese judged the competition and result was as follows:



The name of the students who bagged prizes in English medium:

1st Prize: Miss Sandhya Chetry, 3rd Semester, Deptt. of Economics

2nd Prize: Sri Sumit Tassa, 5th Semester, Commerce

3rd Prize: Sri Saurav Thapa, 5th semester, Commerce

Name of Prize owners in Assamese medium:

1st prize: Miss Deepshikha Rajkonwar, 3rd semester, Deptt. of Assamese

2nd prize: Miss Barbie Sonowal, 3rd semester, Deptt. of Sociology

3rd Prize: Miss Manisha Chetia, H.S. 1st year(Arts)

Prizes were distributed in the meeting of the Librarians day to the winners of the competition.

3. দুলাইজান মহাবিদ্যালয়ত 'ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিবস' উদ্‌যাপন — দুলাইজান মহাবিদ্যালয়ত প্রতি বছৰে পদ্মশ্ৰী ড° এছ আৰ বংগনাথনৰ জন্মদিনটো (১২ আগষ্ট) 'ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিবস' হিচাপে উদ্‌যাপন কৰা হয়। দিবসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ পুথিভঁৰাল সমিতিৰ উদ্যোগত




আয়োজন কৰা এক বক্তৃতানুষ্ঠানত 'জ্ঞানৰ উৎস আৰু ছপা মাধ্যম' শীৰ্ষক বক্তৃতা আগবঢ়ায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° সত্যকাম বৰঠাকুৰে। গ্ৰন্থাগাৰ বিজ্ঞানৰ

পিতৃপুৰুষ ড° এছ আৰু বংগনাথনৰ প্রতিচ্ছবিত বস্তি প্ৰজ্বলনৰে আৰম্ভ কৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোকবিকাশ গগৈয়ে। সভাতে দুলাইজান মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ বিভাগৰ ২০২২-২৩ বৰ্ষৰ সপ্তম সংখ্যক নিউজলেটাৰখনো উন্মোচন কৰা হয়। ইতিমধ্যে অনুষ্ঠিত কৰি থোৱা ঠাইতে লিখা ৰচনা প্রতিযোগিতাৰ ফল ঘোষণা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে গ্ৰন্থাগাৰিক মন্দিৰা চুতীয়াই।

4. BOOK REVIEW COMPETITION :-

On 10th October 2023 a book review competition was organised by the Duliajan College Library among the student of Duliajan College. Four selected books was given for the competition that are :-



- Kitap porhar ananda → Datta
- Three mistakes of my life → Adhe-odhure

21 students participated in the competition in both English and Assamese medium. Dr. Jitumoni Borah, Associate Prof. Department of Chemistry, Duliajan College and Mr. Gaurab Sengupta, Assistant Prof., Deptt. of English judged the competition and result was as follows:

The name of the students who bagged prizes in English medium:

1st Prize: Miss Swastika Sonowal, 1st Semester, Deptt. of Zoology

2nd Prize: Miss Sudeshna Phukan, 1st Semester, Deptt. of Chemistry

Name of Prize owners in Assamese medium:

1st prize: Miss Deepshikha Rajkonwar, 3rd semester, Deptt. of Assamese

2nd prize: Miss Gulaina Konwar, BA 1st semester

3rd Prize: Miss Bhairabi Konwar, BSC 1st semester

4th Prize: Miss Titikhya Sonowal, BA 1st Semester

Prizes were distributed in the meeting of the Prize distribution ceremony of the College Week held on 03/02/2024 to the winners of the competition.

5. দুৰ্লীয়াজানৰ অসম গেছ কোম্পানী প্ৰাথমিক বিদ্যালয়ত 'কিতাপ পঢ়োঁ আহ' শীৰ্ষক অনুষ্ঠান :-

দুৰ্লীয়াজান মহাবিদ্যালয় গ্ৰন্থাগাৰৰ উদ্যোগত ২৪ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে অসম গেছ কোম্পানী প্ৰাথমিক বিদ্যালয়ত এক সম্প্ৰসাৰণ কাৰ্য অনুষ্ঠিত কৰা হয়। সম্প্ৰসাৰণ কাৰ্যৰ মূল বিষয় আছিল 'কিতাপ পঢ়োঁ আহ'। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অমিয়া শইকীয়ায়ে সভাপতিত্ব কৰা সভাখনত দুৰ্লীয়াজান মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপিকা অংকিতা বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে নিজৰ অৱসৰ সময় কটাব সেই বিষয়ে



বক্তৃতা প্ৰদান কৰে। ইয়াৰ পিছতে দুৰ্লীয়াজান মহাবিদ্যালয় গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক মন্দিৰা চুতীয়াই কিতাপ পঢ়াৰ গুৰুত্বতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক অৱগত কৰে। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে স্থানপ্ৰাপ্ত সকলক পুৰস্কাৰ বিতৰণ কৰে। এই অনুষ্ঠানতে দুৰ্লীয়াজান মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ তৰফৰ পৰা বিদ্যালয়লৈ এটি কিতাপৰ টোপোলা উপহাৰস্বৰূপে দিয়া হয়। এই সভাত প্ৰায় ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ উপৰি দুৰ্লীয়াজান মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ সহায়কাৰী দীপা গোহাঁই আৰু বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে।

Best library user Award Winner For the year 2023 :

Miss Deb Kumari Chettri
(B. A 6th Sem. Deptt. of Education)

Sri Jintu Gogoi
(B. Sc 6th Sem. Deptt. of Chemistry)

Sri Samiran Sharma
(B. A 6th Sem. Deptt. of Political Science)



পুথি পৰিচয়


(১) অসম আন্দোলনৰ তথ্যকোষ :- ১৯৭৮ চনৰ পৰা আৰম্ভ হোৱা অসম আন্দোলনৰ কথা আমি সকলোৱে জানো। অবৈধভাৱে অসমত প্ৰৱেশ কৰা বিদেশী নাগৰিকৰ বিৰুদ্ধে আৰম্ভ হৈছিল এই আন্দোলন, অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গণচেতনাৰে বিধৌত এই যুঁজখন আছিল দেশৰ অখণ্ডতা সাৰ্বভৌমত্ব ৰক্ষাৰ এক মহান বিপ্লৱ। এই আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ ৮৬০ গৰাকী ব্যক্তিয়ে আত্মবলিদান দিলে। আৰু ১৯৮৫ চনৰ ৰপ্ত আগপ্তত অসম চুক্তি-পত্ৰ স্বাক্ষৰিত হৈছিল, যত অসমৰ প্ৰতিজন মানুহৰ আবেগ জড়িত হৈ আছে। অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ ভাষাৰে "পৃথিৱীতে চৰ্চাৰ বিষয় হৈ উঠা অসম আন্দোলনৰ এখন নিখুঁত, নিৰ্ভৰযোগ্য তথ্যকোষৰ বাৰুকৈয়ে অভাৱ। পূৰ্বজসকলৰ ত্যাগ, সংকল্প আৰু জাতিৰ হকে, দেশৰ হকে সমাজৰ হকে নিজকে উৎসৰ্গা কৰাৰ বাসনা আমাৰ উত্তৰ পুৰুষে নাজানিলে নহ'ব। এই আন্দোলনৰ বিষয়ে লেখা-মেলা বহুতো হৈছে যদিও এখন প্ৰকৃত তথ্যকোষেহে আন্দোলনটোৰ গতি-প্ৰকৃতি বুজিবলৈ সহায় কৰিব। সেয়ে আমি এখন তথ্যকোষ প্ৰস্তুতিৰ উদ্যোগ লওঁ। আমাৰ আহ্বানমৰ্মে অসম চুক্তি ৰূপায়ণ বিভাগে গঠন কৰি দিয়া সম্পাদনা সমিতিয়ে তথ্যকোষৰ এই প্ৰথম খণ্ডটি সাজু কৰি উলিয়াইছে"। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই আশাই সাক্ষাৰ ৰূপ লৈছিল ১০ ডিচেম্বৰ ২০২০ তাৰিখে।



পৰৱৰ্তী সময়ত মুঠতে ৫ টা খণ্ডত এই তথ্যকোষখন অসম চুক্তি ৰূপায়ণ বিভাগৰ উদ্যোগত প্ৰকাশ হৈ উঠিল। খণ্ড কেইটা একাদিক্ৰমে —
প্ৰথম খণ্ড : উৰুকাৰিৰ পৰা উদগীৰণলৈ (১৯৭৮-১৯৮০)
দ্বিতীয় খণ্ড : প্ৰত্যাশা , আলোচনা (১৯৮০ - ১৯৮১)

তৃতীয় খণ্ড : আলোচনা, আন্দোলন, আলোড়ন(১৯৮১ - ১৯৮১)
চতুৰ্থ খণ্ড : শীৰ্ষ বিন্দু - " জুয়ে পোৰা তিৰাশী"(১৯৮২ - ১৯৮৩)
পঞ্চম খণ্ড : ধাৰাবাহিকতা আৰু চুক্তি (১৯৮৩ - ১৯৮৫)
দিগন্ত ওজাৰ সম্পাদনাত, অসম চুক্তি ৰূপায়ণ বিভাগে অসম আন্দোলনৰ সেই ঘটনা বহুল সময়ছোৱাক গ্ৰহণ ৰূপেৰে প্ৰকাশ কৰি এক মহান কৰ্ম সম্পাদন কৰিলে।


গ্ৰন্থখনিয়ে সকলো স্তৰৰ পঢ়ুৱৈক সেই সময়ৰ বহুতো সমল যোগাব। অসম চৰকাৰে শ্বহীদ দিৱস ১০ ডিচেম্বৰ ২০২৩ তাৰিখে অসমৰ সকলো গ্ৰন্থাগাৰলৈ এই গ্ৰন্থখনি উপহাৰ স্বৰূপে বিতৰণ কৰিলে। আমাৰ গ্ৰন্থাগাৰটো গ্ৰন্থখনিৰ ৫ টা খণ্ডই উপলব্ধ। পঢ়ুৱৈ সকলৰ জ্ঞাতাৰ্থে এই পুথি পৰিচয়টি আগবঢ়ালোঁ।



(২) অসমৰ সংস্কৃতি কোষ :- ২০০৯ চনৰ মাৰ্চ মাহত আত্মপ্ৰকাশ কৰা অসমৰ সংস্কৃতি কোষ নামৰ গ্ৰন্থখন ইতিমধ্যে অসমীয়া সমাজ-সংস্কৃতি আৰু সাহিত্য জগতত সুপৰিচিত। গ্ৰন্থমণি সম্পাদনা কৰিছে ড° নাৰায়ণ দাস আৰু ড° পৰমানন্দ ৰাজবংশীয়ে। মুখ্য সম্পাদক ড° নাৰায়ণ দাসদেৱৰ কথাবে “অন্ন-বস্ত্ৰৰ সন্ধানত যুগে যুগে অহা

মংগোলীয়, ভূমধ্য সাগৰীয় (দ্রাবিড়ীয়) আৰু নৰ্ডিক (আৰ্য) প্ৰজাতিৰ লোকসকলৰ লোক বিশ্বাস, আচাৰ- বিচাৰ, নৃত্য- গীত, ক্ৰীড়া-কৌতুক, ধৰ্মানুষ্ঠান, পূজা-পাৰ্বণ প্ৰভৃতিৰ সমন্বিত সমাহৰণ আৰু সমন্বিত পৰিস্ফুট হৈছে অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰ শতদল। অসমীয়া সংস্কৃতি এক মাত্ৰিক নহয়, বহুমাত্ৰিক। কৃষ্টি-সংস্কৃতিৰ কিছুখিনি সৰ্বভাৰতীয় সংস্কৃতিৰ প্ৰভাৱত গঢ় লোৱা আৰু বহুখিনি খলুৱাভাৱে বিকশিত হোৱা”। দাসদেৱৰ ওপৰোক্ত কথাখিনিৰ পৰাই আমি জানিব পাৰোঁ কিতাপখনিৰ বিষয়-বস্তু সাৰমৰ্ম। অসমৰ বহুমাত্ৰিক সংস্কৃতিৰ বিষয়ে পঢ়ুৱৈসকলক খুলমুলকৈ জনোৱাৰ উদ্দেশ্যে ‘অসমৰ সংস্কৃতি-কোষ’ গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে। ইয়াত মুঠতে ৬৩৫ টা বিষয় সন্নিৱিষ্ট কৰা হৈছে, য’ত অসমৰ পৰা হেৰাই যাবলৈ ধৰা আৰু লগতে নতুনকৈ উজ্জীৱিত হ’বলৈ আৰম্ভ কৰা অসমৰ সাংস্কৃতিক উপাদানসমূহ থাউকতে পাব পৰাকৈ যুগুত কৰা হৈছে। প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ হৈ এই গ্ৰন্থখনি আটক ধুনীয়াকৈ প্ৰকাশ কৰি উলিয়াইছে অসমৰ এটা আগশাৰীৰ প্ৰকাশন গোষ্ঠী জ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰ শ্ৰীযুত নগেন শৰ্মাদেৱে।

(৩) ইকিগাই দীৰ্ঘায়ু আৰু সুখী জীৱনৰ জাপানী বহস্য :- দুই প্ৰসিদ্ধ লেখক হেস্তৰ গাৰ্চিয়া আৰু ফ্ৰান্সেস্ক মিৰালেছৰ দ্বাৰা ২০১৬ চনৰ প্ৰকাশিত “ইকিগাই দ্য জাপানীজ চিক্ৰেট টু এ লং এণ্ড হেলথী লাইফ” শীৰ্ষক গ্ৰন্থই বিশ্ববাসীলৈ ইকিগাই দৰ্শনৰ বাৰ্তা প্ৰেৰণ কৰিছে আৰু উদ্দেশ্যপূৰ্ণ জীৱনৰ যোগেদি দীৰ্ঘজীৱী হোৱাৰ কৌশল দেখুৱাইছে। লেখক



দ্বয়ে ‘ইকিগাই’ সম্পৰ্কীয় বিজ্ঞিত গৱেষণা আৰু ফলাফল সংগ্ৰহ কৰিছে আৰু কিতাপখনত সন্নিৱিষ্ট কৰিছে। এই কিতাপখনৰ মূল উদ্দেশ্য হ’ল - জাপানৰ শতায়ু লোকসকলৰ জীৱন যাপনৰ বহস্য

ভেদ কৰি আপোনালোকক নিজা ‘ইকিগাই’ মানে অৰ্থপূৰ্ণ জীৱনৰ সকলো সমল বিচাৰি উলিওৱাত সহায় কৰা। ইয়াতে ইকিগাইৰ সন্দৰ্ভত আহৰণ কৰা দহটা নিয়ম তেওঁলোকে উল্লেখ কৰিছে। সেইবোৰ হৈছে —

১) সক্ৰিয় হৈ থাকক, অব্যাহতি নল’ব : এই নিয়মৰ যোগেদি লিখকে প্ৰত্যেকজন মানুহক তেওঁলোকে কৰি ভাল পোৱা কামৰ দ্বাৰাই নিজক ব্যস্ত ৰাখিবলৈ উপদেশ দিছে যাতে তেওঁলোকে এটা অৰ্থপূৰ্ণ জীৱন কটাব পাৰে। কাৰণ যিসকল লোক তেওঁলোকৰ পছন্দৰ কাম কৰিবলৈ এৰি দিয়ে, তেওঁলোকে তেওঁলোকৰ জীৱনৰ উদ্দেশ্য হেৰুৱায়।

২) খৰখৰ নকৰিব : খৰখৰ দীৰ্ঘজীৱনৰ ঘাতক। গতিকে সকলো কাম ভাবি-চিন্তি লাহে - ধীৰে কৰিব লাগে যাতে জীৱন আৰু সময়ে নতুন অৰ্থ বহন কৰে।

৩) পেট পূৰাই নাখাব — মানে দীৰ্ঘকাল স্বাস্থ্যৱান হৈ থাকিবলৈ ইমানেহে খাওক, যাতে আপোনাৰ পেটৰ ৮০ শতাংশহে পূৰ হয়।

৪) ভাল বন্ধুৰ আৱেষ্টনীত থাকক — ভাল বন্ধুৰ ভাল ঔষধৰ দৰে। মানুহে চিন্তা - হতাশা আতৰাবলৈ বন্ধুৰ লগত সময় কটাব লাগে আৰু ইজনে সিজনক মনৰ কথা কব লাগে যাতে সকলো চিন্তা - ভাৱনা এৰি মুক্ত জীৱন যাপন কৰিব পাৰে।

৫) অহা জন্মদিনলৈ অধিক স্বাস্থ্যৱান হৈ থাকক — জীৱনক সবল কৰিবলৈ হ’লে শৰীৰকো সৰ্বদা কাৰ্যত নিয়োজিত কৰি ৰাখিব লাগিব, সুখী হৈ থকাৰ কাৰণে দৰকাৰী হৰম’ন আমাৰ শৰীৰত কাম-বন আৰু ব্যায়ামৰ জৰিয়তে নিঃসৰণ হয়।

৬) হাঁহক — এটা হাঁহৰে মানুহৰ মন জয় কৰিব পাৰি। গতিকে হাঁহিভবা মুখ আৰু প্ৰফুল্ল অন্তৰেৰে আমি জীৱন কটাব লাগে যাতে মানসিক প্ৰশান্তি লাভ কৰিব পাৰোঁ।

৭) প্ৰকৃতিৰ সৈতে পুনঃ সংযুক্ত হওক— বৰ্তমান মানৱ জীৱন ব্যস্ততাৰে পৰিপূৰ্ণ, তথাপি মাজে- সময়ে প্ৰকৃতিৰ সৈতে সময় কটাব লাগে যাতে মনৰ শক্তি সজীৱ হৈ থাকে।

৮) ধন্যবাদ জনাওক — আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গই আপোনাৰ জীৱন সন্দুৰভাৱে আৰু আপোনাৰ দিনবোৰ উজলাই ৰখাৰ শক্তি দিছে। গতিকে তেওঁলোকক দিনটোত কমেও এবাৰ ধন্যবাদ দিয়ক।


৯) বৰ্তমানত জীয়াই থাকক— অতীত আৰু ভৱিষ্যতৰ কথা চিন্তা নকৰি বৰ্তমানৰ সুবিধা লওক আৰু এই সময়ক অবিস্মৰণীয় কৰি তোলাক।

১০) আপোনাৰ ইকিগাই অনুসৰি জীৱন অতিবাহিত কৰক — আমাৰ সকলোৰে ওচৰত কিবা নহয় কিবা এক সহজাত স্বভাৱ থাকে, যিয়ে জীৱনৰ শেষলৈকে আমাক প্ৰেৰণা দি থাকে। গতিকে নিজৰ নিজৰ সহজাত স্বভাৱ আৰু প্ৰবৃত্তিৰে জীয়াই থাকি দীৰ্ঘ, সুখী আৰু উদ্দেশ্যপূৰ্ণ জীৱন অতিবাহিত কৰক। এনেদৰে এই কিতাপখনৰ প্ৰতিটো বাক্যই প্ৰেৰণা আৰু প্ৰবোধ জগাই আপোনাৰ ব্যক্তিগত জীৱনৰ পৰিৱৰ্তন সাধিব পৰা সম্বল উপলব্ধ কৰাব। ই

আপোনাক দেখুৱাব কেনেদৰে অনাৱশ্যক বোজা এৰি থৈ নিজৰ উদ্দেশ্য সিদ্ধি কৰিব পাৰি, বন্ধুত্ব বিকশিত কৰিব পাৰি আৰু নিজকে নিজৰ আকাংক্ষাৰ প্ৰতি কেনেকৈ সমৰ্পিত কৰিব পাৰি।

‘ইকিগাই’ৰ আধাৰত লিখা এই গ্ৰন্থখন ইতিমধ্যে বিশ্বত ৬০ টাতকৈও অধিক ভাষালৈ অনূদিত হৈছে আৰু ২০২০ চনত আমাৰ দেশৰ সবাধিক বিক্ৰী হোৱা কিতাপৰ শীৰ্ষস্থান দখল কৰিছে। এই বহুল পঠিত আৰু বিচক্ষণ গ্ৰন্থখনি অসমীয়া ভাষালৈ অনুবাদ কৰিছে ড° কুল কমল সেনাপতিয়ে। আমাৰ পুথিভঁৰালত Best Seller Book Section ত উপলব্ধ এই গ্ৰন্থখনি আমাৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক - শিক্ষয়ত্ৰী আৰু কৰ্মচাৰী সকলে পঢ়ি উপকৃত হ’ব পাৰিব। মাইমিৰ’ৰ-পাৰলিছিং হাউচ প্ৰাঃ লিমিটেডে প্ৰকাশ কৰি উলিওৱা কিতাপখনৰ দাম মাত্ৰ ২৮০ টকা।

(৪) অসম্ভৱক সম্ভৱ কৰাৰ সাধনা :- হোমেন বৰগোহাঞি দেৱৰ অসম্ভৱক সম্ভৱ কৰাৰ সাধনা এখন অতি তথ্য সমৃদ্ধ তথা পঢ়ি ভাল লগা গ্ৰন্থ।



অদম্য ইচ্ছাশক্তি আৰু বজ্জকঠোৰ সংকল্পৰ সহায়েৰে কিছুমান মানুহে কেনেকৈ অসম্ভৱক সম্ভৱ কৰি তুলিছিল সেই কথা উদাহৰণ সহকাৰে প্ৰমাণ কৰিবলৈ লেখকে তিনিটা বস্ত্ৰৰ প্ৰতীক হিচাপে বাছি লৈছে :- এভাৰেষ্ট, দক্ষিণ মেৰু আৰু অলিম্পিক। বৰগোহাঞি দেৱে কিতাপখনি প্ৰথম, দ্বিতীয় আৰু তৃতীয় অধ্যায় হিচাপে তিনিটা অধ্যায়ত বেলেগ বেলেগ বিষয়ৰ ওপৰত আলোচনা কৰিছে। প্ৰথম অধ্যায়ত অসম্ভৱক সম্ভৱ কৰাৰ সাধনাত তেখেতে এভাৰেষ্ট, দক্ষিণমেৰু অলিম্পিক, অকণমান বেছিকৈ কৰিবা ঋণ পৰিশোধ, চৰৈ বতি চৰৈ বতি সাহস, একমাত্ৰ প্ৰতি বন্ধকতা, মুৰ্খ বোসদেৱ কেনেকৈ মহাপণ্ডিত হ’ল ? এই বিৰয়কেইটাৰ ওপৰত বিস্তৃত আলোচনা কৰিছে। এভাৰেষ্ট নামৰ প্ৰবন্ধটিত ১৯২১ চনৰ পৰা আৰম্ভ হোৱা এভাৰেষ্ট আৰোহণ ১৯৫৩ চনতহে সফল হ’ল তাক আলোচনা কৰিছে। কিমানে এই কাম কৰিবলৈ গৈ আধা বাটতে প্ৰাণ হেৰুৱালে বা ব্যৰ্থতাৰ বেদনা লৈ ঘূৰি আহিল তথাপি সেই চেষ্টাৰ শেষ নহ’ল আৰু সেই ব্যৰ্থসকলৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈয়েই নৰ্গে আৰু হিলাৰীৰ পক্ষে-এভাৰেষ্ট জয় কৰা সম্ভৱ হ’ল।


দ্বিতীয় অধ্যায়ত দেহ মনৰ বিষয়ে জানিবলগীয়া নানা কথাত উদ্বিগ্নতা - মানুহৰ ডাঙৰ শত্ৰু, নিজৰ বিৰুদ্ধে যুদ্ধ, প্ৰতিভাৰ সংজ্ঞা, মনৰ প্ৰশান্তি, সুখাদ্যৰ নিন্দা আদি কৰি ওঠৰটা প্ৰবন্ধ আলোচনা কৰিছে। ইয়াত বাৰ্ধক্যকো উপভোগ্য কৰিব পাৰি নামৰ প্ৰবন্ধত কামত ব্যস্ত হৈ থকা মানুহবোৰে আশী - নব্বৈ বছৰ বয়সতো জীৱনটো পৰিপূৰ্ণ ভাৱে উপভোগ কৰে; আনহাতে

অলস আৰু নিষ্ক্ৰিয় জীৱন যাপন কৰা বেছিভাগ মানুহেই পঞ্চাশ-ষাঠি বছৰ বয়সতে জীয়াই থকাৰ উদ্যম আৰু আনন্দ হেৰুৱাই পেলায় আদি কথাৰ ওপৰত বিশেষজ্ঞসকলে দাঙি ধৰা বিভিন্ন উক্তি, উপদেশ আদি আলোচনা কৰিছে।

তৃতীয় অধ্যায়ত অসমীয়া বিশ্বকোষ প্ৰণয়নৰ কাহিনীত বিশ্বকোষ, অসমীয়া বিশ্বকোষৰ বিষয়ে বিশ্বকোষৰ জয়যাত্ৰা আদি বিষয় আলোচনা কৰিছে।

হোমেন বৰগোহাঞিদেৱৰ আৰ্কষণীয় গদ্যশৈলীৰে লিখা গ্ৰন্থখনৰ বিষয়-বস্তুয়ে সকলোকে আৰ্কষণ কৰাৰ লগতে পঢ়ুৱৈসকল বহুত উপকৃত হ’ব পাৰিব। দুলীয়াজান মহাবিদ্যালয় গ্ৰন্থাগাৰৰ Best Seller Book Section উপলব্ধ কিতাপখনি সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী তথা কৰ্মচাৰী বৃন্দই পঢ়িব পাৰিব।

(৫) The power of your Subconscious Mind :-




This remarkable book by Dr. Joseph Murphy, One of the pioneering voices of affirmative thinking, will unlock for you the truly staggering powers of your subconscious mind.

Combining time-honored spiritual wisdom with Cutting-edge scientific research, Dr.

Murphy explains how the subconscious mind influences every single thing that you do and how by understanding it and learning to control its incredible force, you can improve the quality of your daily life.

Right from the promotion that you wanted and the raise you think you deserve to overcoming phobias and bad habits and strengthening interpersonal relationships. The Power of your Subconscious Mind will open a world of happiness, Success, prosperity, and peace for you. It will Change your life and your world by changing your beliefs.

This book is available in the best seller book section of Duliayan College Library. So, all students, teachers and other reader can read the book and takes its advantages for a happy and success life.



“Do not take rest after your first victory because if you fail in second more lips are waiting to say that your first victory was just luck.”

- Dr. A.P.J. Abdul Kalam

Ethnopharmacological significance of *Zanthoxylum nitidum*

Dr. Urbbi Devi Assistant Professor,
Duliajan College

Zanthoxylum nitidum (Roxb.) DC. (*Z. nitidum*) is a plant species that is commonly found in India, South China, Southeast Asia, and northern Australia. It usually grows in shrubby thickets and rainforests at elevations of up to 1,100-1,400 meters. Locally, it is known as tezmori or tezmui in Assam. This plant, also called the shiny-leaf prickly-ash, belongs to the Rutaceae family and has significant ethnopharmacological importance. Throughout history, different cultures around the world have used it in their traditional medicine systems. Due to its diverse therapeutic properties and bioactive compounds, *Zanthoxylum nitidum* has captured the attention of both modern researchers and herbal medicine practitioners

Zanthoxylum nitidum has a long and rich history of usage in traditional medicine. In India, it is used in Ayurvedic medicine for its antimicrobial properties, and it's also used as a remedy for skin diseases. In traditional Chinese medicine, it is commonly used to treat various conditions such as stomach ache, toothache, rheumatic arthralgia, traumatic injury, and venomous snake bites. Some indigenous communities in Southeast Asia also use this plant for its analgesic and anti-inflammatory properties. These traditional uses demonstrate the diverse pharmacological potential of the plant across different cultures.

The pharmacological properties of *Zanthoxylum nitidum* are attributed to its phytochemical composition. The plant contains a wide range of bioactive compounds including alkaloids, flavonoids, tannins, and terpenoids. One of the key components of this plant is nitidine, an alkaloid that is reported to have anti-inflammatory and anti-cancer activities. Various research revealed that the plant exhibits significant anti-inflammatory effects, making it a potential candidate for the treatment of inflammatory diseases such as arthritis and colitis. The analgesic and anti-cancer activities of the plant have also been reported, which further established its ethnopharmacological significance.

Another important component of *Zanthoxylum nitidum* is lignans, which have been reported to possess antioxidant properties. The function of antioxidants is to protect cells from damage caused by free radicals - the molecules that can contribute to the process of aging. The presence of these antioxidants in *Zanthoxylum nitidum* makes it a potential candidate to be used as a Nutraceutical. Additionally, the plant contains essential oils that exhibit antimicrobial as well as insecticidal properties. *Zanthoxylum nitidum* has demonstrated antimicrobial properties against various pathogens, suggesting its potential as a natural antibiotic. The diverse phytochemical profile of *Zanthoxylum nitidum* emphasizes its potential as a source of novel therapeutic and biocontrol agents.

Zanthoxylum nitidum has proved to be a plant of significant ethnopharmacological importance. The wide range of traditional users, diverse phytochemical composition, and pharmacological activities have highlighted the therapeutic potential of this plant. It's high time that the use of plants like *Zanthoxylum nitidum* is extended beyond its traditional boundary and included in the world of modern medicine. With the increasing demand for nutraceutical products and herbal remedies, *Zanthoxylum nitidum* shows the potential to become an efficient source of novel pharmaceuticals. Its anti-inflammatory, antimicrobial, and anti-cancer activities make it a valuable candidate for drug development and therapeutic interventions. Various studies have been conducted in recent times to study the medicinal properties of *Zanthoxylum nitidum*, which may lead to new developments in the field of natural medicine. With its rich ethnopharmacological significance, *Zanthoxylum nitidum* is a valuable resource for bridging the gap between traditional knowledge and modern science.



Kamala Sohanie: A Beacon of Inspiration for Women in Science

Dr Kalyani Rajkumari
Assistant Professor, Dept. of Chemistry
Duliajan College



In an era when gender roles were rigidly defined, equality was a distant dream and most importantly, women's participation in science was a rarity, Kamla Sohani (erstwhile Kamala Bhagvat) shattered the glass ceilings to pursue her passion for science

and became the first Indian woman to receive a doctorate degree in any science discipline. Born in 1912 in Indore, Madhyapradesh, India, Sohani's journey was marked by struggles, perseverance, and ultimate triumph that we need to learn even today.

Kamla's father, Narayanarao Bhagavat, was a chemist. With his motivation, she graduated in 1933 with a B.Sc degree in chemistry (principal) and physics (subsidiary) from Bombay University and topped the merit list. She then aspired to pursue master's degree in IISc, Bangalore, but unfortunately her application was dismissed by Prof. C. V. Raman, then director of the institute stating his doubt over the competence of women to pursue research in Science. Nevertheless, determined Kamala didn't stop there and grabbed her admission by holding a satyagraha in his office. Finally she was admitted on probation after ensuring that she 'will not spoil

the lab environment and will not be a distraction to male researchers'!

During her M.Sc, Prof. Srinivasayya mentored her in research which was based on characterization of protein molecules in milk, legumes and pulses. Her dedication and perseverance on research not only ensured her M.Sc degree in Biochemistry but also convinced Prof. C. V. Raman paving its way to admission of girl students in the institute in the future. Sohanie's determination and intellect earned her a scholarship to study at the University of Cambridge, a feat unprecedented for an Indian woman at the time. She got invitation to work under Dr. Derek Richter in the Frederick G. Hopkins laboratory and later on with Dr Robin Hill. She discovered the universality of the enzyme Cytochrome C in all plants. Her short thesis of just 40 pages based on the groundbreaking studies of Cytochrome C enzyme led her to achieve PhD degree from Cambridge University and thus Kamla Sohanie became the first Indian woman PhD holder in Science discipline.

Through her struggles and successes, Kamla Sohanie emerged as a symbol of gender empowerment, challenging societal norms and stereotypes. Her legacy extends far beyond her scientific contributions, serving as a beacon of inspiration for women everywhere to overcome even the most daunting obstacles to achieve greatness.

“ You Cannot see your mind, but you know you have a mind. You cannot see spirit, but you know that the spirit of the game, the spirit of the artist, the spirit of the musician and the spirit of the speaker is real. Likewise, the spirit of goodness, truth and beauty moving in your mind and heart are real. You cannot see life, but you know you are alive.”

- Dr. Joseph Murphy.

Page from History of Duliajan College



Mr. Purna Kanta Hazarika
 Founder Principal of Duliajan College
 Year 1969-1996



A view of Old College Administrative Building - 2004



A view of Welcome of NAAC PEER Team Coming to Duliajan College in the year 2005




Satirtha Grantha Mela Organised by Duliajan College Library in the year 2010



A Photo of Teaching & Non-Teaching Staff of Duliajan College Year - 2000

[10] News Letter Vol.8 (2023-2024)

Donation Page : We are very pleased and thankful to you as your great effort to enrich our library and encourage us to move forward.



Dr. Banjit Bhatta
 Ex-Vice Principal
 of Dhemaji College



Mrs. Ankita Baruah
 Assistant Prof, Deptt. of Education
 Duliajan College



Dr. Krishna Kanta Malakar
 Assistant Prof, Deptt. of Hindi
 Naharkatia College




Mr. Abhijit Saha
 Assistant Prof, Deptt. of Bengali
 Duliajan College



Mr. Gaurav Sengupta
Miss. Rajshree Baruah
 Assistant Prof, Deptt. of English
 Duliajan College



Mr. Abhijit Saha
 Assistant Prof, Deptt. of Bengali
 Duliajan College




Dr. Monsoon Hatibaruah
 Associate Prof, Deptt. of Education
 Duliajan College



Mahaveer Publication
 Dibrugarh

Library User's Statistics 2023-24:



- Total Footfall user
- Digital Library User
- N-List E-Resource Used
- Internet User
- Total Print Resources Use

Library user and collection is the main elements of the any library. A user of the library, is a person, who visit to browse current books and journals through a collection of the latest arrivals in the library. The collection building, processing, stocking and display of materials, organising and managing all library services and other related activities must be entirely geared to use and the library users.

Quantitative and qualitative data about library services, library use and library users are essential for revealing and confirming the outstanding value that libraries provide.

Library statistics can be considered an important tool to measure the all quantitative and qualitative data about library service, library use and library users. Considering all these statistics to measure the library collection and user in every year.

In the year 2023 to 2024 library used statistical data as follows.

Total Footfall user	= 14,436
Digital Library User	= 28,179
N-List E-Resource Used	= 294
Internet User	= 504
Total Print Resources Use	= 8323

PRESENT LIBRARY COMMITTEE MEMBERS & STAFF



President :

Dr. Lok Bikash Gogoi

Convenor :

Mrs. Mondira Chutia

Members :

Mrs. Jyoti Singh Pathak

Mr. Tapan Dutta

Dr. Jitumoni Borah

Mrs. Phulajyoti Saikia

Mr. Chittraranjan Gohain



Library Staff

Librarian :

Mrs. Mondira Chutia

Library Attendant :

Mrs. Deepa Gohain

Miss Santana Borgohain

Mr. Ajoy Ch. Dey

Books constitute capital. A library book lasts as long as a house, for hundreds of years. It is not, then, an article of mere consumption but fairly of capital, and often in the case of professional men, setting out in life, it is their only capital.

- Thomas Jefferson

Learning Resources of the Library :



(a) Books (Text and Reference) Collection = 23,891 Nos

(b) Rare Book Collection = 621 Nos.

(c) Current Journal and Magazine = 21 Nos.

1. Indian Jr. of Marketing.
2. University News.
3. Indian Jr. of Pure & Applied Chemistry.
4. Indian Jr. of Eco. & Research
5. Bijnan Jeuti.
6. Progyajyoti.
7. South Asian Journal of Socio-Political Studies.
8. Indian Journal of Computer Science.
9. Advanced Journal of chemistry. Section A
10. Rock Pebbles.
11. IASLIC Bulletin
12. Competition Affairs.
13. Front line.
14. Prantik.
15. Gariyashi.
16. The Heritage.
17. Prtiyogita Darpan.
18. সাতসৰী
19. প্রকাশ
20. Science Reporter

(d) E-Resource from N-List

1. E-Journal (Full Text) = 6237 + Nos.
2. E-Books = 1,99,500 + Nos.

(e) Journal and Magazine (Back Vol. Binding) = 500 Nos.

(f) Daily Newspaper = 05 Nos.

1. Dainik Janambhumi.
2. The Assam Tribune.
3. Purvanchal Prahari.
4. The Sentinel.
5. Asom Aditya.

